

2023

(December)

ZOOLOGY

(Core)

Paper : ZOOC1

(Animal Diversity—1)

Full Marks : 60

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. খালি ঠাইবোর পূর কৰা : $1 \times 7 = 7$

Fill in the blanks :

(a) স্পঙ্গের ফ্লেজেলায়ুক্ত কোষবিলাক্ক বুলি কোষা
হয়।

Flagellated cells in sponges are called

(2)

(b) ইউপ্লেক্টেলাৰ নলিকাতন্ত্ৰক _____ হিচাৰে জনা যায়।

Canal system in *Euplectella* is known as _____.

(c) এমফিঅঙ্গাচ _____ উপপৰ্ব অঙ্গত।

Amphioxus belongs to the subphylum _____.

(d) মহাদেশীয় বিছাপন সূত্র _____ দ্বাৰা আগবঢ়াইছিল।

The continental drift theory was put forward by _____.

(e) চতুষ্পদি মেৰুদণ্ডীবিলাকক _____ বুলি জনা যায়।

Vertebrates with four limbs are known as _____.

(f) প্ৰট'কৰ্ডাটাৰ উপপৰ্ব _____ ত টেষ্ট পোৱা যায়।

Test is present in the subphylum _____ of Protochordata.

(3)

(g) পৃথিবীৰ আটাইতকৈ বিস্তৃত বায়ুজৰিকেল অঞ্চলটো হৈছে _____।

The most diverse biological region of the earth is _____.

2. পাৰ্থক্য লিখা (যি কোনো তিনিটা) : 3×3=9

Write differences between (any three) :

(a) এমফিমিক্স আৰু সিঙ্গেমি

Amphimixis and Syngamy

(b) মৃতজীৱী প্ৰাণী আৰু মৃতজীৱী উত্তিদৰ পোষণ

Saprozoic and Saprophytic nutritions

(c) এগনেথা আৰু নেথ'ষ্ট'মাতা

Agnatha and Gnathostomata

(d) পলিপ আৰু মেডুসা

Polyp and Medusa

(4)

3. চমু টোকা লিখা (যি কোনো তিনটা) : $4 \times 3 = 12$

Write short notes on (any three) :

(a) মহাদেশীয় বিস্থাপন সূত্র

Continental drift theory

(b) 'ইউ'র কর্ডটাত পশ্চাত্গতি ব্যাপার

Retrogressive metamorphosis in
Urochordata

(c) চারকেরিয়া লার্ভা

Cercaria larva

(d) কর্ডেটস্ব ইকাইন'ডার্ম সূত্র

Echinoderm theory of chordates

(e) হেল্মিনথিসর প্রজীবী অভিযোগন

Parasitic adaptation of helminthes

(5)

4. শ্রেণী টিন 'ফ' বাৰ সাধাৰণ চাবিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে লিখা আৰু পৰ
নিডেবিয়াৰ দুটা উদাহৰণসহ শ্ৰেণীলৈকে শ্ৰেণীবিভাজন কৰা।

$3+5=8$

Write about the general characteristics of
class Ctenophora and classify the phylum
Cnidaria up to class with two examples.

নতুৰা / Or

নিডেবিয়াৰ বহুক্ষেত্র সম্পর্কে আলোচনা কৰা আৰু ইয়াৰ
বিৱৰণৰ তাৎপৰ্যৰ বিষয়ে লিখা।

$5+3=8$

Discuss the polymorphism in Cnidaria and
write evolutionary significance.

5. ফিটাকৃমি (টিনিয়া সোলিয়াম)ৰ জীৱনচক্ৰ চমুকৈ বৰ্ণনা কৰা আৰু
ইয়াৰ সংক্রমণৰ বিষয়ে লিখা।

$6+2=8$

Describe in brief the life cycle of *Taenia solium*
and write its pathogenicity.

নতুৰা / Or

উপযুক্ত চিত্ৰসহ অ্যাঙ্কাবিস লুস্ট্রিকইডিসৰ জীৱনচক্ৰ চমুকৈ লিখা।

$6+2=8$

(6)

Write briefly about the life cycle of *Ascaris lumbricoides* with proper diagram.

6. চাইন'ষ্ট'মাটোর চরিত্রসমূহ উল্লেখ করা আবশ্যিক।
প্রেরণাবিভাজন করা।

$$4+4=8$$

Mention the characters of Cyclostomata and classify Cyclostomata up to class.

নতুবা / Or

- প্র'ট'কর্ডেটস্ কি? ইউ'র'কর্ডোর সাধারণ চরিত্রসমূহ বর্ণনা করা।

$$2+6=8$$

What are protostomes? Describe the general characters of Urochordata.

7. প্লেট টেক্টনিক সূত্র বিষয়ে লিখা। জীবৰ বিস্তৃতিৰ বিষয়ে সম্পর্কযুক্ত সূত্রসমূহৰ বর্ণনা করা।

$$4+4=8$$

Describe plate tectonic theory. Describe the theories pertaining to the distribution of animals.

24P/508

(Continued)

(7)

নতুবা / Or

প্রাণীভৌগোলিক ক্ষেত্ৰ মানে কি? বিভিন্ন ক্ষেত্ৰত মেৰুদণ্ডী প্রাণীৰ বিতৰণৰ বিষয়ে চতুৱৈক লিখা।

$$1+7=8$$

What are zoogeographical realms? Write briefly about the distribution of vertebrates in different realms.

★ ★ ★

24P—4000/508

1 SEM FYUGP ZOOC1

2023

(December)

BOTANY

(Core)

Paper : BOTC1

(Algae, Fungi, Bryophyte and Pteridophyte)

Full Marks : 60

Time : 3 hours

The figures in the margin indicate full marks
for the questions

1. শুন্দি উত্তরটো বাছি উলিওৱা : $1 \times 6 = 6$

Choose the correct answer :

(a) নীল-সেউজ শেলাইবোৰ প্রকোষকেপ্তীয় / সংকোষ-
কেপ্তীয় / অকেষীয় / বহুকেষীয়।

Blue-green algae are prokaryotes /
eukaryotes / acellular / multicellular.

(b) বেংছটাৰ বেণুধৰ ফলৰ গিলত / ছাতিত / কাঞ্চত /
ৰাহিয়'মৰ্ফত বেছিডিয়াৰ উৎপত্তি হয়।

In the fruit body of *Agaricus*, basidia are
produced on the gills / pileus / stipe /
rhizomorph.

(2)

- (c) ইলেটাৰবিলাক দেখা যায় পুংধানীত / স্ত্রীধানীত /
ৰেণুধৰ ফলত / কোনোটোৱেই নহয়।
Elaters are seen in antheridium / archegonium / sporogonium / None of these.
- (d) 'হাৰটিগ নেট' কাৰ দ্বাৰা গঠন কৰা হয় ?
মাইকোৰাইজা/লাইকেন/নগুৰীজি উভিদ/মচবগৰ উভিদ
'Hartig net' is formed by mycorrhiza / lichen / gymnosperm / bryophyte.
- (e) গেমা কাপ ক'ত পোৱা যায় ?
বিকচিয়া / মার্কেনচিয়া / এছ'ছেবচ / স্ফেগনাম
Gemma cups are found in *Riccia* / *Marchantia* / *Anthoceros* / *Sphagnum*.
- (f) লাইক'প'ডিয়ামৰ টিলিবিলাক হ'ল ডিক্টিও'ষ্টেলিক /
প্ৰ'ট'ষ্টেলিক / ছ'লেন'ষ্টেলিক / ছাইফ'ন'ষ্টেলিক।
Stele of *Lycopodium* is dictyostelic / protostelic / solenostelic / siphonostelic.

2. চতু টোকা লিখা (যি কোনো ঢাবিটা) : 3x4=12

Write short notes on (any four) :

- (a) কৃষিক্ষেত্ৰত শেলাইৰ ভূমিকা
Role of algae in agriculture
- (b) ভেঁকুৰৰ দৈহিক গঠনৰ পৰিসৰ
Range of thallus structure in fungi

(3)

- (c) লাইকেনৰ অৰ্থনৈতিক গুৰুত্ব
Economic importance of Lichen
- (d) স্ফেগনামৰ পাৰিহাতিক গুৰুত্ব
Ecological importance of Sphagnum
- (e) মার্সিলিয়াৰ স্প'ৰ'কাপ
Sporocarp of *Marsilea*

3. শেলাইৰ বিভিন্ন প্ৰেণীত থকা বশ্লক পদাৰ্থ আৰু সঞ্চিত
খাদ্যদ্রব্যৰ বিষয়ে লিখা। 6+5=11

Describe the types of pigments and reserved food materials in different classes of algae.

অথবা / Or

কাৰাৰ প্ল'বিউল আৰু নিউকিউলৰ গঠন আৰু বিকাশৰ বিষয়ে
লিখা। 5½+5½=11

Give the structure and development of globule and nucule in *Chara*.

4. পাকচিনিয়াই বিকল্প পোষক গচ্ছত পাৰ কৰা জীৱনবুৰজী বৰ্ণনা
কৰা। ঘেঁষ গচ্ছত হোৱা পাকচিনিয়াৰ বিভিন্ন বেণুস্তৰৰ বিষয়ে
লিখা। 6+5=11

Describe the part of life cycle of *Puccinia* on alternate host (secondary host). Write
different spore stages of *Puccinia* on wheat.

অথবা / Or

ডেকুর অর্থনৈতিক প্রকৃত সম্পর্কত এখন বচন লিখা। 11

Write an essay on the economic importance of fungi.

5. ব্রায়'ফাইটার সদস্যসমূহৰ বেণুৰ উভিদৰ ক্রমবিকাশ সম্পর্কে
লিখা। 10

Write the evolution of the sporophyte in the various members of bryophytes.

অথবা / Or

উপযুক্ত চিত্ৰৰ সহায়ত মার্কেন্টিয়া আৰু এছ'হেবচৰ বেণুৰ
উভিদৰ তুলনা কৰা। 3+7=10

With the help of suitable diagrams,
compare the sporophyte of *Marchantia* and
Anthoceros.

6. টেকীয়াবৰ্গৰ বেণুৰ বিভিন্নতা আৰু বীজঅভ্যাস গঠনৰ প্ৰক্ৰিয়াৰ
ওপৰত এখন বচন লিখা। 10

Write an essay on heterospory and seed-habit in pteridophytes.

অথবা / Or

জনুক্ৰম কি? ইকুইজিটিমৰ জীৱনবৃক্ষীৰ সহায়ত ব্যাখ্যা কৰা। 1+9=10

What is alternation of generation? Explain it with the life-history of *Equisetum*.

★ ★ ★

2 0 2 3

(December)

CHEMISTRY

(Core)

Paper : CHMC1

(Core Course—I)

Full Marks : 60

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

UNIT—I

1. শুন্দি উত্তরটো বাটি উলিওৱা :

1×2=2

Select the correct answer :

(a) তলত দিয়া অক্সাইডবোৰ কোনটোৰ লেটিছ শক্তি
সৰোচ ?

Which of the following oxides has the
highest lattice energy?

- (i) BeO
- (ii) MgO
- (iii) CaO
- (iv) SrO

(2)

- (b) হেলেজনসমূহৰ ইলেক্ট্ৰন আসক্তি মানৰ ক্রম হ'ল
The electron affinity values of halogens
are of the order
- $F > Cl > Br > I$
 - $Cl > F > Br > I$
 - $F < Cl < Br < I$
 - $Br > Cl > F > I$


2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো দুটা) : $2 \times 2 = 4$

Answer the following questions (any two) :

- (a) কেলছিয়ামৰ হেলাইডসমূহৰ অৰ্থাৎ CaF_2 , $CaCl_2$, $CaBr_2$ আৰু CaI_2 ৰ ভিতৰত CaI_2 আটাইতকে
বেছি সমযোজি। কাৰণ দৰ্শাই ব্যাখ্যা কৰা।

Among the halides of calcium, i.e., CaF_2 , $CaCl_2$, $CaBr_2$ and CaI_2 ; CaI_2 is
most covalent. Explain with reason.

- (b) তলত চাৰিটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে :
Electronic configuration of four elements
are given below :



- (i) কোনটো মৌলৰ ইলেক্ট্ৰন আসক্তি সৰোচ ?

Which of them has the highest
electron affinity?

(3)

- (ii) কোনটো মৌলৰ আয়নীকৰণ শক্তি সৰনিয় ?
Which of them has the lowest
ionization energy?

- (c) বৰ্ণ-হেবাৰ চক্ৰৰ সহায়ত কৰে কেনেকৈ
নিৰ্ণয় কৰিব গাৰি ?
With the help of Born-Haber cycle,
how can the lattice energy of KBr be
determined?

3. তলৰ প্ৰশ্নসমূহৰ পৰা যি কোনো চাৰিটাৰ উত্তৰ দিয়া :

$$3\frac{1}{2} \times 4 = 14$$

Answer any four from the following
questions :

- (a) আয়নীকৰণ শক্তি বুলিলে কি বুজা ? ইয়াৰ একক কি ?
কিৱ এটা মৌলৰ দ্বিতীয় আয়নীকৰণ শক্তি প্ৰথম
আয়নীকৰণ শক্তিতকে বেছি ? $1 + \frac{1}{2} + 2 = 3\frac{1}{2}$

What do you mean by ionization
energy? What is its unit? Why is the
second ionization energy of an element
higher than that of first ionization
energy?

- (b) দীপৰেক আমক কাক বোলে ? ইয়াৰ একক কি ? অণুৰ
ক্রীয়তাৰ ওপৰত ই কেনেদেৰে প্ৰভাৱ পেলায় ?
উদাহৰণসহ ব্যাখ্যা কৰা। $1 + \frac{1}{2} + 2 = 3\frac{1}{2}$

What is dipole moment? What is its
unit? How does it affect the polarity of
a molecule? Explain with example.

(4)

- (c) CO অণুর আণরিক কঙ্কশতির চির অংকম কৰি ইয়াৰ
বাস্তানি ক্ৰম আৰু চুম্বকীয় ধৰ্ম নিৰ্ধাৰণ কৰা।

$$2\frac{1}{2} + \frac{1}{2} + \frac{1}{2} = 3\frac{1}{2}$$

Draw the molecular orbital energy diagram of CO molecule and determine its bond order and magnetic property.

- (d) (i) পাউলিং'স ইলেক্ট্রনিগেটিভিটি'স্কেল কি?

1

Define Pauling's scale of electronegativity.

- (ii) C—H বাস্তানিৰ আয়নীয় বেজ'নেক্ষ এনার্জি
হৈছে 5.75 kcal. হাইড্'জেন (H)ৰ
ইলেক্ট্রনিগেটিভিটি হৈছে 2.1. কাৰ্বনৰ ইলেক্ট্রন-
নিগেটিভিটি উলিওৱা।


2½

The ionic resonance energy of C—H
bond is 5.75 kcal. The electronegativity of H is 2.1. Find the
electronegativity of carbon.

- (e) VSEPR তত্ত্ব ব্যৱহাৰ কৰি তলত দিয়া অণু দুটোৰ গঠন
ব্যাখ্যা কৰা :

$$1\frac{1}{2} + 2 = 3\frac{1}{2}$$

Using VSEPR theory, explain the
structure of the following :



(5)

UNIT-II

$$1 \times 2 = 2$$

4. শুন্দি উভবটো বাটি উলিওৱা :

Select the correct answer:

- (a) গেছৰ অণুৰ গড় মুক্ত পথ, λ

The mean free path, λ of gas molecules

- (i) চাপ আৰু উষ্ণতাৰ লগে লগে বৃদ্ধি পায়

increases with pressure and
temperature

- (ii) চাপৰ লগে লগে বৃদ্ধি পায় কিন্তু উষ্ণতাৰ লগে
লগে কমি যায়

increases with pressure but
decreases with temperature

- (iii) চাপৰ লগে লগে কমি যায় কিন্তু উষ্ণতাৰ লগে
লগে বৃদ্ধি পায়

decreases with pressure but
increases with temperature

- (iv) চাপ আৰু উষ্ণতাৰ লগে লগে কমি যায়
decreases with pressure and
temperature

(6)

- (b) এটা গেছৰ সংকোচন ক্ষমতা কাৰক এছ. টি. পি.ত
এককতকৈ কৰ। সেয়েহে

The compressibility factor of a gas is less than unity at STP. Therefore

- (i) $V_m > 22.4 \text{ L}$
- (ii) $V_m < 22.4 \text{ L}$
- (iii) $V_m = 22.4 \text{ L}$
- (iv) $V_m > 44.8 \text{ L}$

5. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো দুটা) : $2 \times 2 = 4$

Answer the following questions (any two) :

- (a) শক্তিৰ সমবিভাজনৰ সূত্ৰ কি? চমুকৈ ব্যাখ্যা কৰা।
What is the law of equipartition of energy? Explain briefly.
- (b) বয়েলৰ উষ্ণতা আৰু ক্ৰিটিকেল উষ্ণতাৰ মাজত পাৰ্থক্য লিখা।
Distinguish between Boyle's temperature and critical temperature.
- (c) উষ্ণতা বৃদ্ধি কৰিলে গেছৰ সান্দৰ্ভ বাঢ়িযাই। উপযুক্ত কাৰণ দশাই ব্যাখ্যা কৰা।
Viscosity of a gas increases with the increase in temperature. Explain with suitable reason.

(7)

6. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

Answer the following questions :

- (a) গেছৰ অণুৰ আটাইতকৈ সত্ত্বায় গতি কি? গেছৰ অণুৰ গড় গতিৰ লগত ইয়াৰ সম্পর্ক কেনেকুৱা? 27°C উষ্ণতাত CO_2 গেছ অণুৰ গড় গতি গণনা কৰা।

$$1+2+2=5$$

What is most probable speed of gas molecule? How is it related to the average speed of gas molecule? Calculate the average speed of CO_2 gas molecule at 27°C .

অথবা / Or

NH_3 আৰু C_6H_6 অণুৰ বাবে স্বাধীনতাৰ ডিগ্ৰী গণনা কৰা। H_2 আৰু He এ সদায় PV_m বনাম P সমতাপত অবিবৃত বৃদ্ধি দেখুৱায় আনহাতে আন গেছৰ সমতাপত ভূৰ যায়। ভ্যান ডেৰ বালছ সমীকৰণৰ ভিত্তিত ব্যাখ্যা কৰা।

$$2+3=5$$

Calculate the degrees of freedom for NH_3 and C_6H_6 molecules. H_2 and He always show a continuous increase in PV_m vs. P isotherms while other gases have a dip in the isotherms. Explain on the basis of van der Waals' equation.

- (b) পৰীক্ষাগাৰত তৰলৰ পৃষ্ঠাটান নিৰ্গ্ৰহৰ বাবে টোপাল সংখ্যা পদ্ধতিটো ব্যাখ্যা কৰা।

$$4$$

(8)

Explain the drop number method for determination of surface tension of liquid in the laboratory.

- (c) (i) ভ্যান ডের বালহ ফ্রুক্ট a আৰু b ৰ তেওতিক তাৎপৰ্য কি ?

2

What are the physical significances of the van der Waals' constants a and b ?

- (ii) সংশ্লিষ্ট অবস্থাৰ নিয়মৰ বাবে সমীকৰণটো উলিয়াওক আৰু বিবৃতিটো দিয়া। $2+1=3$

Derive the equation for the law of corresponding states and give the statement.

UNIT—III

7. শুন্দি উভৰটো বাচি উলিওৱা :

 $1 \times 2 = 2$

Select the correct answer :

- (a) এজাইডৰ তাপবিভাজনৰ দ্বাৰা কি পোৱা যায় ?

What is obtained by thermolysis of azide?

- (i) মুক্ত মূলক/Free radical
- (ii) কাৰ্বকেটায়ন/Carbocation
- (iii) এৰিন/Arene
- (iv) নাইট্ৰিন/Nitrene

(9)

- (b) $\text{CH}_3\text{CH}=\text{CHCHBrCH}_3$ ৰ বাবে কিমানটা টেইটিঅ'আইছ'মাৰ সন্তুষ্টি ?

How many stereoisomers are possible for $\text{CH}_3\text{CH}=\text{CHCHBrCH}_3$?

- (i) 2
- (ii) 3
- (iii) 4
- (iv) 5

8. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো দুটা) : $2 \times 2 = 4$

Answer the following questions (any two) :

- (a) H_3O^+ ইলেক্ট্ৰোফাইল বা নিউক্লিয়াফাইল নহয়। ব্যাখ্যা কৰা।

H_3O^+ is neither electrophile nor nucleophile. Explain.

- (b) CH_3 -গোট বেনজিনত উপস্থিত থাকিলে অধিক ইলেক্ট্ৰন দান কৰে। ব্যাখ্যা কৰা।

CH_3 -group is more electron donating when present in benzene ring. Explain.

- (c) মেছ'টাৰ্টাৰিক এচিড আলোকীয়ভাৱে নিষ্ক্ৰিয়। ব্যাখ্যা কৰা।

Mesotartaric acid is optically inactive. Explain.

(10)

9. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

Answer the following questions :

(a) চয়ু টোকা লিখা :

$$2\frac{1}{2} \times 2 = 5$$

Write short notes on :

(i) গতিশীল আৰু তাপগতিবিদ্যাৰ দ্বাৰা নিয়ন্ত্ৰিত
বিক্ৰিয়াKinetically and thermodynamically
controlled reaction(ii) ডাইষ্টেরিও'আইছ'মাৰ গঠনৰ জৰিয়তে
বিজ'লিউচনResolution through diastereoisomer
formation

অথবা / Or


(i) নিউক্লিই'ফিলিটিটি কি ? নিউক্লিই'ফিলিটিটি বৃদ্ধিৰ
ক্ষেত্ৰত তলত দিয়াবোৰ সজাই লিখা সঠিক ব্যাখ্যাৰ
সৈতে : $1+2=3$ F^- , Cl^- , Br^- আৰু I^- What is nucleophilicity? Arrange
the following in increasing nucleo-
philicity with proper explanation : F^- , Cl^- , Br^- and I^- (ii) 2-মিথাইল-2-ব্ৰ'ম'বিউটেন'লৰ R- আৰু S-
বিন্যাস আঁকা। 2 Draw R- and S-configurations of
2-methyl-2-bromobutanol.

(Continued)

(11)

(b) (i) নির্দেশনা অনুসৰি তলত দিয়াবোৰ কৰাবলৈ কৰা : 2

Convert the following as directed :



(To Fischer projection)

2) $H_2C=CH-CH_2-CH(CH_2)_2$

(To Newmann projection)

(ii) 4-মিথাইল-2-ফিনাইল-2(E), 4(Z)-হেক্সা-
ডাইনৰ গঠন অংকন কৰা। 2 Draw the structures of 4-Methyl-
2-phenyl-2(E), 4(Z)-hexadiene.(c) (i) চিংগলেট আৰু ট্ৰিপলেট কাৰ্বিন কি ? যেতিয়া এটা
ট্ৰিপলেট কাৰ্বিনে cis-2-buteneত যোগ কৰে,
তেওতিয়া প্ৰ'ভাসমূহ ব্যাখ্যা কৰা। $1+2=3$ What are singlet and triplet
carbenes? Explain the products
when a triplet carbene adds to
cis-2-butene.(ii) এণ্ড'থাৰ্মিক দুটা স্তৰৰ বিক্ৰিয়াৰ বাবে শক্তিৰ
প্ৰফাইল ডায়াগ্ৰাম আঁকা য'ত দ্বিতীয় স্তৰ হ'ল গতি
নিৰ্ধাৰণকৰী স্তৰ। 2 Draw the energy profile diagram
from endothermic two-step reaction
in which the second step is rate
determining step.

★ ★ ★

2 0 2 3

(December)

PHYSICS

(Core)

Paper : PHYC1

Full Marks : 80

Pass Marks : 24

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. তলত দিয়াসমূহৰ পৰা শুন্ধ উত্তৰটো বাছি উলিওৱা : $1 \times 10 = 10$

Choose the correct answer from the
following :

- (a) জড় প্ৰসংগ প্ৰণালী সাপেক্ষে হিব বেগেৰে গতি কৰা
সকলো প্ৰসংগ প্ৰণালী হ'ব

All frames of reference moving with a
constant velocity with respect to an
initial frame are

- (i) জড় প্ৰসংগ প্ৰণালী
inertial frames of reference

(2)

- (ii) অজড় প্রসংগ প্রণালী
non-inertial frames of reference
- (iii) অভিত প্রসংগ প্রণালী
accelerated frames of reference
- (iv) অভিত নেহেরা প্রসংগ প্রণালী
non-accelerated frames of reference
- (b) বল \vec{F} আৰু হিতিশক্তি V ৰ মাজৰ তলৰ কোনটো সমত্ব
শুধু ?
Which of the following relations between
force \vec{F} and potential energy V is correct?
- (i) $\vec{F} = -\text{grad } V$
 - (ii) $\vec{F} = -\text{div } V$
 - (iii) $\vec{F} = -\text{curl } V$
 - (iv) $\vec{F} = - \int V dV$
- (c) E যদি কোনো এটা বস্তুৰ গতিশক্তি হয়, তেন্তে বস্তুটোৰ
জড়তা আমক হ'ব
If E is the kinetic energy of a body, then
the moment of inertia of the body is
- (i) $2E \times \omega^2$
 - (ii) $\frac{2E}{\omega^2}$
 - (iii) $\frac{E}{\omega}$
 - (iv) $3E \times \omega^2$

24P/496

(Continued)

(3)

- (d) কৌণিক ভৰবেগ \vec{L} আৰু টৰ্ক $\vec{\tau}$ ৰ মাজৰ সমত্ব
 $\frac{d\vec{L}}{dt} = \vec{\tau}$. তেন্তে কৌণিক ভৰবেগৰ সংৰক্ষণৰ চৰ্তটো
কি ?
The relation between angular
momentum \vec{L} and the torque $\vec{\tau}$ is
 $\frac{d\vec{L}}{dt} = \vec{\tau}$. Then what is the condition for
conservation of angular momentum?
- (i) $\vec{L} = \vec{0}$
 - (ii) $\vec{L} = 0$
 - (iii) $\vec{\tau} = 0$ or (বা) $\frac{d\vec{L}}{dt} = 0$
 - (iv) $\vec{\tau} = \text{constant}$ (চৰক)
- (e) সৰল পৰ্যাবৃত্ত গতিৰ কণা এটাৰ সেই বিন্দুত বেগ ন্যূনতম
হ'ব য'ত সৰণ
The velocity of a particle executing SHM
is minimum at a point where
displacement is
- (i) শূন্য
zero
 - (ii) গৱিষ্ঠ
maximum
 - (iii) শূন্য আৰু গৱিষ্ঠৰ মাজৰ
midway between zero and maximum
 - (iv) একেৰাহে পৰিৰক্তন হৈ থাকে
continuously changing

24P/496

(Turn Over)

- (f) যদি সরল পর্যাকৃত দোলকের বিস্তাৰ দুগুণ কৰা হ'য়, তেন্তে ইয়াৰ পৰ্যায়কাল হ'ব

If the amplitude of a simple harmonic oscillator is doubled, then its time period

- (i) দুগুণ
will be doubled
- (ii) পূৰ্বৰ মানৰ আধা
will be half the previous value
- (iii) পূৰ্বৰ মানৰ চাৰি গুণ
will be four times the previous value
- (iv) একে থাকিব
will remain same

- (g) কাঙ্গনিক বলৰ কাৰণ হ'ল

The cause of fictitious force is

- (i) দুটা বস্তুৰ মাজৰ ভৌতিক ক্ৰিয়া
physical interaction between two objects
- (ii) অৱিত নোহোৱা প্ৰসংগ প্ৰণালীৰ তুলনাত প্ৰসংগ
প্ৰণালীৰ ভৰণ
acceleration of the frame of reference compared to a non-accelerating frame
- (iii) দুটা বলৰ মাজৰ ক্ৰিয়া
interaction between two forces
- (iv) অৱিত প্ৰসংগ প্ৰণালীৰ তুলনাত প্ৰসংগ প্ৰণালীৰ ভৰণ
acceleration of the frame of reference compared to an accelerating frame

- (h) হ'ল কৌণিক বেগোৰে ঘূৰি থকা প্ৰসংগ প্ৰণালী এটাত m ভৰৰ কণা এটাৰ ওপৰত ক্ৰিয়া কৰা কৰিবলৈ বল হ'ব
Coriolis force acting on a particle of mass m in a frame rotating with angular velocity $\vec{\omega}$ is

- (i) $-m\vec{\omega}(\vec{\omega} \times \vec{r})$
- (ii) $-\frac{1}{2}m(\vec{\omega} \times \vec{r})$
- (iii) $-2m(\vec{\omega} \times \vec{r})$
- (iv) $-\frac{1}{2}m\vec{\omega}(\vec{\omega} \times \vec{r})$

- (i) S' প্ৰসংগ প্ৰণালীটো S প্ৰসংগ প্ৰণালী সাপেক্ষে ধনাত্মক x -অক্ষৰ দিশত গতি কৰিছে। S' ত বড় এডাল Y' -অক্ষৰ দিশত স্থাপন কৰা হৈছে। বড় ডাল যদি S প্ৰসংগ প্ৰণালীৰ পৰা পৰ্যবেক্ষণ কৰা হয়, তেন্তে দেখা যাব

S' frame of reference moves along the positive x -direction with reference to frame of reference S . A rod is placed along Y' -axis in S' . If the rod is observed from the S frame, then it appears

- (i) সংকুচিত হৈছে
contracted
- (ii) দীঘল হৈছে
elongated
- (iii) অপৰিৱৰ্তিত হৈ থাকিব
unchanged
- (iv) ওপৰৰ এটাৰ নহয়
None of the above

(j) ভরহীন কণাই ভরবেগ লাভ করিব পারে যেতিয়া
কণাটোৱে

Massless particle can have energy and
momentum when the particle

- (i) পোহৰৰ বেগত গতি কৰে
moves with the speed of light
- (ii) পোহৰৰ বেগতকৈ বহু কম বেগত গতি কৰে
moves with the speed very less than
the speed of light
- (iii) পোহৰৰ বেগতকৈ বেছি বেগত গতি কৰে
moves with the speed larger than
the speed of light
- (iv) বেগ শূন্য
has zero velocity

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া : 2×10=20

Answer the following questions :

(a) গেলিলিয়ান ট্ৰিপ্লফৰ্মেশন মানে কি? উদাহৰণ এটাৰে
ইয়াক ব্যাখ্যা কৰা।
What is Galilean transformation?
Explain it by taking an example.

(b) কাৰ্য-শক্তি উপপাদ মানে কি?
What is work-energy theorem?

(Continued.)

(c) জড়তা আৰক্ষৰ ভৌতিক তাৎপৰ্য ব্যাখ্যা কৰা।

State the physical significance of
moment of inertia.

(d) অৱষাঞ্চিত কম্পন মানে কি বুজা?
What is damped vibration?

অথবা / Or

অনুনাদৰ তীক্ষ্ণতা মানে কি?

What is sharpness of resonance?

(e) কৰিওলিস বল কি? কি অৱস্থাত ইয়াৰ মান গৰিষ্ঠ হয়?
What is Coriolis force? Under what
condition is it maximum?

অথবা / Or

বিশুব অক্ষলত ঘূৰীৱতাহ উৎপত্তি হোৱা দেখা নাযায়।
কিয় ?

Cyclones are not found to occur on the
equator. Why?

(f) দৈৰ্ঘ্য সংকোচন মানে কি বুজা?
What is length contraction?

(g) বিশেষ আপেক্ষিকতাবাদৰ স্থীকাৰ্যকেইটা কি কি?
What are the postulates of special theory
of relativity?

অথবা / Or

আপেক্ষিকতাবাদত ভৰ-শক্তি সমতুল্যতা মানে কি বুজা?
What is mass-energy equivalence in
relativity?

(h) Twin paradox মানে কি ?

What is twin paradox?

(i) দেখুওৱা যে এডল অক্ষ সাপেক্ষে ঘূৰি থকা বস্তু এটাৰ গতিশক্তি E , ইয়াৰ জড়তা আমৰক, I ৰ আধা।

Show that the kinetic energy E of a body rotating about an axis is half of its moment of inertia, I .

(j) সৰল পৰ্যাবৃত্ত গতি (SHM)-ৰ অৱকলজীয় সমীকৰণটো প্ৰতিষ্ঠা কৰা।

Deduce the differential equation of simple harmonic motion (SHM).

অথবা / Or

$$\text{দেখুওৱা যে পৰ্যাবৃত্ত দোলকৰ গতি শক্তি } \frac{1}{2} mr^2 \omega^2$$

য'ত m হৈছে দোলকৰ ভৰ

r হৈছে দোলকৰ বিস্তাৰ

আৰু ω হৈছে দোলকৰ কৌণিক ভৰবেগ।

Show that the kinetic energy of a harmonic oscillator is $\frac{1}{2} mr^2 \omega^2$

where m is the mass of the oscillator, r is the amplitude of the oscillator and ω is the angular frequency of the oscillator.

3. দেখুওৱা যে দৈৰ্ঘ্য (দূৰত্ব) আৰু হ্ৰণৰ গেলিলিয়ান ট্ৰেক্ষফৰ্মেশন কৰিলে ইহাত অপৰিবৰ্তনীয় হয় কিন্তু বেগ নহয়।

Show that length (or distance) and acceleration are invariant under Galilean transformation while velocity is not invariant.

5

4. ৰক্ষণশীল বল মানে কি ? দেখুওৱা যে ৰক্ষণশীল বলক ক্লোৰ প'টেনচিয়েল ফলন (অৰ্থাৎ হিতিশক্তি)ৰ খণ্ডক প্ৰৱণতা হিচাবে প্ৰকাশ কৰিব পাৰি।

5

What is conservative force? Show that conservative force can be expressed as a negative gradient of scalar potential function (i.e., potential energy).

5. এটা গোটা গোলকৰ ইয়াৰ এডল ব্যাস সাপেক্ষে জড়তা আমৰক উলিওৱা।

6

Determine the moment of inertia of a solid sphere about a diameter of the sphere.

অথবা / Or

এটা ফোপোলা চূঙা আৰু এটা গোটা চূঙাৰ সিহাতৰ সমিতি অক্ষ সাপেক্ষে জড়তা আমৰক নিৰ্ণয় কৰা।

2+4=6

Determine the moment of inertia of a hollow cylinder and a solid cylinder about the axis of symmetry.

6. $Y = 2\eta(1+\sigma)$ সমীকৰণটো প্ৰতিষ্ঠা কৰা, (চিহ্নসমূহে সাধাৰণতে বুজোৱা অৰ্থ বুজাইছে)।

5

Establish the relation $Y = 2\eta(1+\sigma)$, where the symbols have their usual meanings.

7. এডল কৈশিক নলীৰে বৈ যোৱা জুলীয়া পদাৰ্থৰ কাৰণে পয়'ছেলিৰ সমীকৰণটো প্ৰতিষ্ঠা কৰা।

5

Establish Poiseuille's equation for flow of a liquid through a capillary tube.

(10)

8. দেখুওৱা যে সবল পর্যাবৃত্ত গতিৰ কণা এটাৰ তাৎক্ষণিক বেগ $\omega\sqrt{a^2 - y^2}$ আৰু তাৎক্ষণিক ভৰণ $\omega^2 y$, (চিহ্নসমূহে সচৰাচৰ অর্থ প্ৰকাশ কৰিছে)।

Show that for a particle executing simple harmonic motion, the instantaneous velocity is $\omega\sqrt{a^2 - y^2}$ and instantaneous acceleration is $\omega^2 y$. (symbols have their usual meanings).

অথবা / Or

সবল পর্যাবৃত্ত গতিৰ কণা এটাৰ সমীকৰণ হ'ল

$$y = 12 \sin\left(\frac{2\pi t}{10} + \frac{\pi}{4}\right)$$

ইয়াত y ছেঁমিঃ ত, t চেকেগুত আছে। এতিয়া, (i) বিস্তাৰ, (ii) কম্পনাংক, (iii) আদি দশা, (iv) $t = 1.25$ চেকেগুত সৰণ, (v) $t = 2.5$ চেকেগুত বেগ আৰু (vi) $t = 5$ চেকেগুত ভৰণ গণনা কৰা।

The equation of motion of a particle executing SHM is given by

$$y = 12 \sin\left(\frac{2\pi t}{10} + \frac{\pi}{4}\right)$$

here y is in cm, t is in second. Calculate (i) amplitude, (ii) frequency, (iii) initial phase, (iv) displacement at $t = 1.25$ second, (v) velocity at $t = 2.5$ second and (vi) acceleration at $t = 5$ second.

6

(11)

9. $\vec{F}_0 = -2m(\vec{\omega} \times \vec{v}) - m\vec{\omega}(\vec{\omega} \times \vec{r})$ সমীকৰণটো প্ৰতিলিপি কৰা, য'ত \vec{F}_0 কাঞ্চনিক বল, $\vec{\omega}$ ঘূৰ্ণিয়মান নিকায়টোৰ কৌণিক বেগ, m ভৰণ কণা এটাৰ বেগ \vec{v} , \vec{r} কণাটোৰ স্থানাংক ভেষ্টিৰ।

6

Derive the relation

$$\vec{F}_0 = -2m(\vec{\omega} \times \vec{v}) - m\vec{\omega}(\vec{\omega} \times \vec{r})$$

where \vec{F}_0 is fictitious force, $\vec{\omega}$ angular velocity of rotating system, \vec{v} velocity of a particle of mass m , \vec{r} position vector of the particle.

অথবা / Or

- (a) দেখুওৱা যে অজড় প্ৰসংগ প্ৰণালী এটাত কণা এটা ওপৰত ঝুঠ পৰিলক্ষিত বল প্ৰকৃতি বল আৰু কাঞ্চনিক বলৰ যোগফলৰ সমান।

3

Show that the total observed force on a particle in a non-inertial frame is equal to the sum of actual force and fictitious force.

- (b) কৰিওলিচ বলৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰা।
- Discuss the applications of Coriolis force.

3

10. (a) মিছেলেন-মোৰ্লিৰ পৰীক্ষাৰ ফলাফলসমূহ আলোচনা কৰা।
- Discuss the results of Michelson-Morley experiment.

2

24P/496

(Continued)

24P/496

(Turn Over)

(b) দৈর্ঘ্য সংকোচনৰ ধাৰণাটো ব্যাখ্যা কৰা। 3

Explain the term 'length contraction'.

11. (a) আপেক্ষিক ভৱৰ লগত বেগৰ সম্পর্কটো হাপন কৰা। 4

Derive an expression for relativistic variation of mass with velocity.

(b) আপেক্ষিকভাৱত ড'পলাৰ পৰিয়টনাৰ প্ৰকাৰণাপিটো লিখি উপিৰো। 3

Write an expression for relativistic Doppler effect.

★ ★ ★

2023

(December)

MATHEMATICS

(Core)

Paper : MTHC1

(Calculus and Classical Algebra)

Full Marks : 80

Pass Marks : 24

Time : 3 hours

The figures in the margin indicate full marks
for the questions

1. (a) যদি (If)

$$\cos\alpha + \cos\beta + \cos\gamma = 0 = \sin\alpha + \sin\beta + \sin\gamma$$

তেন্তে দেখুওৱা যে (then show that)

$$\begin{aligned} & \sin^2\alpha + \sin^2\beta + \sin^2\gamma \\ &= \cos^2\alpha + \cos^2\beta + \cos^2\gamma = \frac{3}{2} \end{aligned}$$

আৰু (and)

$$\begin{aligned} & \sin 2\alpha + \sin 2\beta + \sin 2\gamma \\ &= \cos 2\alpha + \cos 2\beta + \cos 2\gamma = 0 \quad 5 \end{aligned}$$

(2)

অথবা / Or

দেখুওৱা যে (Show that)

$$\sinh x - \sinh y = 2 \cosh \frac{1}{2}(x+y) \sinh \frac{1}{2}(x-y)$$

$$\cosh x + \cosh y = 2 \cosh \frac{1}{2}(x+y) \cosh \frac{1}{2}(x-y)$$

- (b) $\sin \alpha$ আৰু $\cos \alpha$ ক α ৰ উচ্চ সূচাঙ্কৰ পদত বিস্তৃতি দিয়।

5

Expand $\sin \alpha$ and $\cos \alpha$ in ascending powers of α .

অথবা / Or

দেখুওৱা যে (Show that), যদি (if)

$$u = \log \tan \left(\frac{\pi}{4} + \frac{\theta}{2} \right)$$

তেন্তে (then)

$$(i) \sinh u = \tan \theta$$

$$(ii) \tanh u = \sin \theta$$

- (c) দেখুওৱা যে, যদি $n \in \mathbb{N}$ আৰু

Show that, if $n \in \mathbb{N}$, and

$$(1+x)^n = c_0 + c_1 x + c_2 x^2 + \dots + c_n x^n$$

তেন্তে (then)

$$c_0 + c_4 + c_8 + \dots = 2^{n-2} + 2^{\frac{n}{2}-1} \cos \frac{n\pi}{4}$$

5

24P/493

(Continued)

(3)

অথবা / Or

দেখুওৱা যে (Show that)

$$(a+ib)^{\frac{m}{n}} + (a-ib)^{\frac{m}{n}} = 2(a^2 + b^2)^{\frac{m}{2n}} \cos \left(\frac{m}{n} \tan^{-1} \frac{b}{a} \right)$$

2. (a) লিবনিজৰ সূত্ৰটো উল্লেখ কৰা।

1

State Leibnitz theorem.

- (b) তলৰ যি কোনো এটাৰ y_n নিৰ্ণয় কৰা :

3

Find y_n of any one of the following :

$$(i) y = e^{ax} \sin(bx+c)$$

$$(ii) y = \tan^{-1} \frac{x}{a}$$

- (c) যদি (If) $y = (x^2 - 1)^n$, তেন্তে দেখুওৱা যে (then show that)

$$(x^2 - 1)y_{n+2} + 2xy_{n+1} - n(n+1)y_n = 0$$

3

- (d) ল'পিটেৰ নিয়ম প্ৰযোগ কৰি যি কোনো এটাৰ যান নিৰ্ণয় কৰা :

4

Use L'Hospital's rule to evaluate any one :

$$(i) \lim_{x \rightarrow 0} \frac{\log_e(1-x^2)}{\log_e \cos x}$$

$$(ii) \lim_{x \rightarrow 0} \frac{e^x + \log_e(1-x)-1}{\tan x - x}$$

24P/493

(Turn Over)

(4)

- (e) প্রথম অরকলজ পরিক্ষার দ্বাৰা তলৰ ফলনটোৱ চৰময়ান
আৰু সংকেত বিদ্যু, যদি থাকে, নিৰ্ণয় কৰা :

$$f(x) = x^3$$

4

Use first derivative test to detect the extrema and critical point of the function $f(x) = x^3$, if they exist.

3. (a) যদি (If)

$$I_n = \int_0^{\pi/2} \sin^n x dx ; n \in \mathbb{N}$$

তেন্তে দেখুওৱা যে (then show that)

$$I_n = \frac{n-1}{n} \cdot \frac{n-3}{n-2} \cdot \frac{n-5}{n-4} \cdots \frac{2}{3}$$

যেতিয়া (when) n হ'ল অযুগ্ম (n is odd)

আৰু (and)

$$I_n = \frac{n-1}{n} \cdot \frac{n-3}{n-2} \cdot \frac{n-5}{n-4} \cdots \frac{1}{2} \cdot \frac{\pi}{2}$$

যেতিয়া (when) n হ'ল যুগ্ম (n is even).

5

অথবা/Or

দেখুওৱা যে (Show that)

$$\int_0^a x^3 (2ax - x^2)^{3/2} dx = a^7 \left(\frac{9\pi}{32} - \frac{23}{35} \right)$$

(5)

- (b) (i) ৰেক্টিফিকেশনৰ সংজ্ঞা দিয়া।
Define rectification.

- (ii) নিম্নোক্ত বক্ৰৰ $\theta = 0$ ৰ পৰা $\theta = \pi$ লৈকে দীঘ
উলিওৱা :

Find the length of the curve measured from $\theta = 0$ to $\theta = \pi$:

$$x = e^\theta \left(\sin \frac{\theta}{2} + 2 \cos \frac{\theta}{2} \right)$$

$$y = e^\theta \left(\cos \frac{\theta}{2} - 2 \sin \frac{\theta}{2} \right)$$

অথবা/Or

দেখুওৱা যে

Show that the length of an arc of the curve

$$x \sin t + y \cos t = f(t)$$

$$x \cos t - y \sin t = f''(t)$$

বক্ৰটোৱ এটা চাপৰ দীঘ হ'ব

is

$$s = f(t) + f''(t) + k$$

য'ত k এটা অনুকলন প্ৰৱক (where k is a constant of integration)।

- (c) তলৰ এন্ট্ৰিভটোৱ আৱৰ্তনৰ ফলত উৎপন্নি হোৱা গোটা
বস্তোৱ আয়তন আৰু পৃষ্ঠাগৰ কালি নিৰ্ণয় কৰা :

Find the volume and surface area of the solid generated by revolving the astroid :

$$x^{\frac{2}{3}} + y^{\frac{2}{3}} = a^{\frac{2}{3}}$$

অথবা / Or

তলৰ চাইক্লিডটোৱ ভূমি সাপেক্ষে আৱৰ্তনৰ ফলত উভয় হোৱা গোটা বস্তুটোৱ আয়তন আৰু পৃষ্ঠাগৰ কালি মিৰণ কৰা :

Find the volume and surface area of the solid generated by revolving the cycloid about its base :

$$x = a(t + \sin t); \quad y = a(1 + \cos t)$$

4. (a) (i) খালী ঠাই পূৰণ কৰা :

এটা ফলন প্রতিলোমীয় হ'ব যদি আৰু যদিহৈ

_____!

Fill up the blank :

A map is invertible if and only if it is _____.

- (ii) দেখুওৱা যে যদি $f : A \rightarrow B$ আৰু $g : B \rightarrow C$ এক-একিকী আছাদক, তেন্তে $gf : A \rightarrow C$ ৱে এক-একিকী আছাদক হ'ব।

1

4

Show that if $f : A \rightarrow B$ and $g : B \rightarrow C$ are one-one-onto, then so is $gf : A \rightarrow C$.

- (b) ইউক্লিড এল্লা'বিধ্যম উন্নতি দি প্ৰমাণ কৰা।

5

State and prove Euclid's algorithm.

- (c) যদি (If), $a \equiv b \pmod{n}$, তেন্তে দেখুওৱা যে (then show that)

$$\gcd(a, n) = \gcd(b, n)$$

5

5. (a) এটা বৈধিক সমীকৰণ প্ৰণালীৰ সমাধানৰ সংজ্ঞা দিয়া ।

1

Define solution of a linear system of equations.

1

- (b) এটাতকৈ বেছি মৌল থকা এটা বৈধিকভাৱে নিৰ্ভৰশীল ভেষ্টনৰ সংহতিৰ উদাহৰণ দিয়া।

Give an example of a set of linearly dependent vectors containing more than one element.

1

- (c) এটা মৌলকক্ষৰ এশিলন আকাৰৰ সংজ্ঞা দিয়া।

2

Define Echelon form of a matrix.

2

- (d) এটা মৌলকক্ষৰ যি কোনো দুটা প্ৰাথমিক শাৰী সংক্ৰিয়াৰ উন্নতি দিয়া।

2

State any two elementary row operations permissible on a matrix.

2

- (e) তলৰ মৌলকক্ষক এশিলন আকাৰলৈ নিয়া :

4

Reduce the following matrix into echelon form :

$$\begin{bmatrix} 1 & 3 & 4 & 3 \\ 3 & 9 & 12 & 3 \\ 1 & 3 & 4 & 1 \end{bmatrix}$$

5

- (f) তলৰ মৌলকক্ষটো RREFলৈ সলনি কৰা:

Reduce the following matrix into row reduced echelon form (RREF) :

$$\begin{bmatrix} 0 & 1 & -3 & -1 \\ 1 & 0 & 1 & 1 \\ 3 & 1 & 0 & 2 \\ 1 & 1 & -2 & 0 \end{bmatrix}$$

(8)

(g) দেখুওৰা যে, তলৰ ভেট্টাকেইটা বৈধিকভাৱে নির্ভৰশীল : 5

Show that the following vectors are
linearly dependent :

(1, 1, 2), (1, 2, 5), (5, 3, 4)

★ ★ ★